

নেমু টেঙ্গা খেতিৰ সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনা



শ্রী গুণ্ঠন গৈগে
ড° বিজুস্মিতা শৰ্মা ডেকা



কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি
অসম কৃষি বিশ্ববিদ্যালয়
চিলাপথাৰ

(জনজাতীয় উপ-আঁচনিৰ অধীনত কেন্দ্ৰীয় শুল্ক ভূমি কৃষি গবেষণা প্রতিষ্ঠান,
ভাৰতীয় কৃষি গবেষণা পরিষদৰ আৰ্থিক অনুদানত মুদ্রিত)



আমাৰ বাৰী খনত থকা বিভিন্ন ফলমূলৰ ভিতৰত নেমু টেঙা এবিধ প্ৰধান শস্য। কৃষক সকলে বাৰীৰ তাপ, পুখুৰীৰ পাৰ, আন শস্যৰ মাজত নাইবা বাৰী হিচাবে নেমু টেঙাৰ খেতি কৰে। বছৰ সকলো সময়তে বজাৰত নেমু টেঙাৰ চাহিদা আছে। কিন্তু দেখা যায় যে, কৃষক সকলে কেতিয়াৰা বহু যত্ন কৰিও বাৰীৰ নেমু টেঙা কেইজোপা বিভিন্ন ৰোগ আৰু পোক-পৰৱৰ্তী আক্ৰমণৰ পৰা বক্ষা কৰিবলৈ সমৰ্থ নহয়। তাৰোপৰি, আমাৰ কৃষক সকলৰ অঞ্চলতা বা আন কাৰণতেই হওঁক সময়মতে পৰিচৰ্য্যা বা প্ৰয়োজনীয় সাৰ (জৈৱিক, ৰাসায়নিক আৰু অনুসাৰ) আদি প্ৰয়োগ নকৰাৰ বাবে খাদ্যৰ অভাৱত ফল ধাৰণ কৰা গচ্ছোৰ দুৰ্বল হয়। এনে দুৰ্বল গচ্ছ সমূহ বিভিন্ন ধৰণৰ ৰোগ বা পোকৰ দ্বাৰা সহজে আক্ৰান্ত হয়। শস্য পৰিচৰ্য্যাৰ লগতে কৃষ্ণগত ব্যৱস্থা সমূহ (Cultural practice) বনবাত নিৰণি, খৰালি মাহত পানী যোগান ব্যৱস্থা, বাৰিষা অতিৰিক্ত পানী ওলাই যাৰ পৰা ব্যৱস্থা আদি সময়ত গ্ৰহণ কৰিবলৈ গচ্ছৰ ফচল ধাৰণ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে মাৰাত্মক ৰোগ সমূহৰ আক্ৰমণৰ পৰা বক্ষা কৰিব পৰা যায়।

নেমু শস্য বিভিন্ন পোক-পৰৱৰ্তী আৰু ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ ভিতৰত প্ৰধান পোক আৰু ৰোগ সমূহৰ বিষয়ে আৰু ইয়াৰ সমাধানৰ দিশ সমূহ কৃষকৰ জ্ঞাতাৰ্থে আলোচনা কৰা হৈছে।

(ক) অনিষ্টকাৰী পোক :

(১) গচ্ছৰ গুৰি বিঙ্গা পোক (Trunk borer)

অসমৰ নেমু টেঙা খেতিৰ ই এক প্ৰধান সমস্যা। এই পোকৰ বৈজ্ঞানিক নাম *Anoplophora Versteegi*। এই পোকৰ পথিলাই নেমু গচ্ছৰ মূল কাণ্ডৰ গুৰি অংশৰ (মাটিৰ পৰা ২-৫ ফুট পৰ্যন্ত) বাকলিত কণী পাৰে। কণী ফুটি জগা পলুৱে প্ৰথমে বাকলিৰ তল অংশ খাই কাণ্ডত ফুটা কৰি ভিতৰলে সোমাই যায়। হালধীয়া বৰণৰ পলুবোৰৰ গাৰ অংশ কোমল যদিও মৃগা বৰণৰ ঢোকা হাতোৱা সদৃশ মুখখনেৰে গা-গচ্ছ ভিতৰ ভাগত ফুটা কৰি খাই ওপৰলৈ গৈ থাকে। এনেদৰে এটা পলুৱে ৯ মাহৰ পৰা এবছৰ পৰ্যন্ত ভিতৰত খাই থাকে। ভিতৰৰ অংশ খোৱাৰ বাবে গচ্ছ জোপাই মাটিৰ পৰা বস নোপোৱাৰ বাবে শুকাই মৰি যায়।



নিয়ন্ত্ৰণ ব্যৱস্থা :

- (১) নেমু বাৰী চাফ চিকুনকৈ ৰাখিব লাগে।
- (২) বছৰত দুৰাৰ চ'ত-বহাগ আৰু আহিন-কাতি মাহত গুৰি অংশত ম'ন'ক্রত'ফছ, চুন আৰু পানীৰ (১৪১:২৫) মিশ্ৰণৰ প্ৰলেপ দিব লাগে।
- (৩) গুৰি অংশত বিঙ্গা দোখিলে, ভালদৰে ছাফা কৰি এডোখৰ কাপোৰ বা কপাহত শতকৰা ৫ শতাংশ শক্তিৰ ডাইমেক্সনৰ দৰবত ডুৱাই ফুটাবিলাকত সুমুৱাই বোকা মাটিৰে বন্ধ কৰি দিব লাগে।

- (8) চ'ত'বহাগ মাহত গুৰি অংশ চফা কৰি ১ কেজি চুন ১০ লিটাৰ পানীত মিহলাই ৫০ মিলিঃ মন্ত্ৰণ্ত'ফছ যোগ কৰি ১ মিটাৰ মান ওপৰলৈ প্ৰলেপ দিলে গুৰি বিঙ্গা পোকৰ আক্ৰমণ কৰে।

২। গছৰ ডাল বিঙ্গা পোক (Shoot borer)

এই পোকৰ পলুৱে নেমু গছৰ আগ ডাল সমূহত বিঙ্গা কৰি ভিতৰৰ মজ্জা অংশ খাই ওপৰৰ পৰা তললৈ আহি থাকে। বহাগ মাহৰ পৰা ভাদ মাহলৈকে এই পোকৰ পথিলা সমূহ দেখা যায়। এই সময়ছোৱাতে ডাল বিঙ্গা পোকৰ আক্ৰমণ বেছিকে হয়। আক্ৰমণৰ ফলত ডালবোৰ শুকাই যায়। এনেদৰে শুকাই যোৱা ডালবোৰ ঠিক তলৰ পৰা ডাল পোকৰ আক্ৰমণ নিশ্চিত হ'ব পাৰি। তাৰোপৰি শুকাই যোৱা ডালৰ ঠিক তলৰ অংশত ডালটো কাটি মাজে মাজে ফালি চালে এই পোকৰ পলু বা লেটা দেখিবলৈ পোৱা যায়।



নিয়ন্ত্ৰণ ব্যৱস্থা :

- (১) আক্ৰমণ কৰা ডালবোৰ কাটি আঁতৰত পেলাব লাগে।
- (২) অপত্তণ নিয়ন্ত্ৰণ আৰু বাৰীখন পৰিষ্কাৰকৈ বৰ্খাটো অতি প্ৰয়োজন।
- (৩) আক্ৰমণ বেছি হ'লৈ মন্ত্ৰণ্তফছ যুক্ত কীটনাশক ০.৪ মিঃ লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই প্ৰতি ২০ দিনৰ ব্যৱধানত স্পে কৰিব লাগে।
- (৪) নেমু গছত আমৰলি পৰৱৰ্তী থাকিলে ডাল আৰু গুৰি বিঙ্গা পোকৰ পলু আৰ কণী খাই নিয়ন্ত্ৰণ কৰে। সেয়েহে গছলৈ পৰৱৰ্তী আহিবৰ বাবে মৰা ভেকুলি বা নিগনি বা মাছ বা মাছ ধোৱা পানী ছত্ৰিয়াব লাগে।

(৩) বাটাৰ ফ্লাই বা পাত খোৱা পোক (Lemon butterfly)



নেমু বাৰীত দেখা বিভিন্ন বৎ বিৰঙ্গৰ পথিলাবোৰ আচলতে নেমু গছৰ পাত আৰু সেউজীয়া কোমল আগ খোৱা পলু বা বিচা সমূহৰ পথিলা। সাধাৰণতে চ'ত'বহাগ মাহত নতুনকৈ ওলোৱা ডাল আৰু পাতবোৰত কণী পাৰে। কণী ফুটি জগা পলু বা বিছাবোৰে প্ৰথমে কোমল আগ আৰু পাত আৰু পিছলৈ বৃঢ়া পাতবোৰ কাষৰ পৰা খাই আহে।

সাধাৰণতে কম বয়সীয়া গছ সমূহ এই পোকে বেছিকে আক্ৰমণ কৰে। বহাগ মাহৰ পৰা আহিন-কাতি মাহলৈ এই পোকৰ আক্ৰমণ বেছিকে হয়।

নিয়ন্ত্ৰণ ব্যৱস্থা :

- (১) পাত খোৱা লক্ষণ দেখা পালে সহজে পলু বা বিচা সংগ্ৰহ কৰি নষ্ট কৰিব পাৰি। ক'লা-মুগা আৰু বগা বঙ্গৰ আঁক থকা পলুবোৰ আঁতৰ পৰা পাতত চৰাইৰ বিষ্টাৰ দৰে দেখা

যায়। পাত খোরা পোক নিয়ন্ত্রণ ই এক উত্তম উপায়।

- (২) *Becillus thuringiensis* যুক্ত জেরিক কীট নাশক পাতত স্প্রে করি এই পোক নিয়ন্ত্রণ করিব পাৰি।
- (৩) *Trichogramma Chillonis (Trichocard)* নামৰ পতংগ এই পোক নিয়ন্ত্রণৰ বাবে ব্যৱহাৰ কৰা হয়।
- (৪) অতি বেছিকে আক্ৰমণ হ'লে কুইনালফছ ২৫ EC যুক্ত কীটনাশক প্ৰতি লিটাৰ পানীত ১.৫ মিঃলিঃ মিহলাই স্প্রে কৰিব লাগে।

৪। পাত শিৰ পৰা পোক (Leaf miner)

বৈজ্ঞানিক নাম : *Phyllocnistis Citrella*



নেমু টেঙাৰ পাতত শিৰ পেলোৱা বা Leaf miner এবিধ অতি অনিষ্টকাৰী পোক। অতিপাত ঠাণ্ডা আৰু গৰমৰ দিন কেইদিনৰ বাহিৰে বছৰৰ সকলো

সময়তে এই পোকে আক্ৰমণ কৰে যদিও মাৰ্চ মাহৰ পৰা চেপ্টেন্ডৰ মাহলৈ ইয়াৰ আক্ৰমণ বেছি হয়। এই পোকৰ সৰু আকৃতিৰ পথিলাই কুমলীয়া ঠাল বা পাতৰ তল পিঠিত কণী পাৰে। পলু জগাৰ পিছতে তল পিঠিত বস শুহি খাই ৰূপালী বৰণৰ শিৰৰ সৃষ্টি কৰে। এনেদৰে পাতত যেনি-তেনি ৰূপালী বৰণৰ সৃষ্টি কৰে আৰু পাতবোৰ কোঁচ খাই মেটুৰা-মেটুৰি হয়। পাতবোৰ বুঢ়া হৈ অহাৰ লগে লগে ৰূপালী বৰণৰ শিৰবোৰ মূগা বৰণৰ হয় আৰু এই অংশতে কেংকাৰ নামৰ ৰোগ আৰুত হয়। সাধাৰণতে পুলি অৱস্থাত এই পোকৰ দ্বাৰা বেছিকে আক্ৰান্ত হোৱা দেখা যায়। বেছিকে আক্ৰান্ত হ'লে আতৰৰ পৰাই চিনাক্ত কৰিব পাৰি। এনে অৱস্থাৰ ফলত উৎপাদন আৰু গুণাগুণ যথেষ্ট পৰিমাণে হুস পায়।

নিয়ন্ত্রণ ব্যৱস্থা :

- ১। বেছিকে আক্ৰান্ত ডালবোৰ কাটি আতৰত পেলাৰ লাগে।
- ২। নিমযুক্ত কীটনাশক স্প্রে কৰিলে ভাল ফল পোৱা যায়।
- ৩। নতুনকৈ ওলোৱা পাতবোৰত আক্ৰমণ দেখা পালে মন্ত্ৰটফছ যুক্ত কীট নাশক ১.৫ মিঃলি প্ৰতি লিটাৰ পানীত বা কুইনালফছ যুক্ত কীটনাশক ২ মিঃলি প্ৰতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।

৫। এফিদ বা মোৱা পোক (Aphid)

বৈজ্ঞানিক নাম : *Toxoptera Citricida and T. Auranti*



মুগা বৰণৰ *Toxoptera Citricida* আৰু ক'লা বৰণৰ (*T. Auranti*) দুবিধ এফিদ পোকে নেমু গছত আক্ৰমণ

করে। ইয়াৰে মুগা বৰণৰ বিধে ট্ৰিস্টেজা (*Tristeza virus*) নামৰ ভাইৰাছৰ বাহক হিচাবে কাম কৰে। এফিদ পোকে সকলো বয়সৰ গছৰ কুমলীয়া পাত আৰু ডাল অংশত বস শুহি খাই গছজোপা নিশকতীয়া কৰে। কুমলীয়া পাতবোৰ ঘোৰ খাই গছ জোপা বাঢ়িব নোৱাৰে। তাৰোপৰি এই পোকে নিষ্কাষণ কৰা চেনী থকা বসৰ বাবে এলাঙ্কুৰ দৰে শেলাইয়ে আৰৰি ধৰে। ফলৰ উৎপাদন আৰু গুণাগুণ হুস পায়।

নিয়ন্ত্ৰণ ব্যৱস্থা :

- ১। জৈৱিক নিয়ন্ত্ৰণ হিচাবে *Menochilus Sexmaculatus* নামৰ পতংগ বিধ ব্যৱহাৰ কৰি এফিদ নিয়ন্ত্ৰণ কৰিব পাৰি।
- ২। আক্ৰমণৰ মাত্ৰা বেছি হ'লে কুইনালফছ বা ডাইমেথ'য়েট যুক্ত কীটনাশক ২.৫ মিঃলিঃ প্ৰতি লিটাৰ পানীত মিহলাই এসপ্রাহ ব্যৱধানত স্প্ৰে কৰিব লাগে। ইমিদা ক্ল'ৰপ্রিড 200SL নামৰ কীট নাশক ০.২৫ মিঃলিঃ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি সহজে এই পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

৬। গছৰ বাকলি খোৱা পোক (Bark eating caterpillar)

বৈজ্ঞানিক নাম : *Indarbela quadrinota*

হাবি বন বেছি থকা পুৰণি বাৰী বা গছত এই পোকৰ আক্ৰমণ দেখা যায়। পলুবোৰে বাকলি অংশ খাই ডাল বা মূল কাণ্ডত ফুটা কৰে। এই অংশত ডাঠ আঠা আৰু কাঠৰ গুৰি লাগি লেটেৰা হয়। বাকলি অংশ নষ্ট হোৱাৰ বাবে পাতে তৈয়াৰ কৰা খাদ্য বাকী অংশলৈ যাব নোৱাৰে আৰু লাহে লাহে গছজোপা শুকাই যায়।



নিয়ন্ত্ৰণ ব্যৱস্থা :

- ১। বন বাত নিৰাই বাৰী চাফাকৈ বাখিব লাগে। পুৰণি শুকান ডালবোৰ কাটি পেলাব লাগে।
- ২। আক্ৰান্ত অংশ ভালদৰে চাফা কৰি বিঞ্চাবোৰত কপাহ কেৰাচিন বা পেট্ৰল বা যি কোনো কীটনাশকত তিয়াই ভৰাই দিব লাগে।

৭। টেঙ্গা শস্যৰ আন পোক সমূহ :

ওপৰত আলোচিত অনিষ্টকাৰী পোক সমূহৰ উপৰিও আন কেতবোৰ পোক যেনে-মিলিবাগ (Mealy bag), উৰহ জাতীয় চাইলা পোক, ফলৰ বস খোৱা পোক, থিপচ, দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এই পোক সমূহে কুমলীয়া পাত, ডাল আৰু ফলৰ বস শুহি খোৱাৰ বাবে গছৰ শ্ৰীবৃক্ষি নোহোৱা হয়। তাৰোপৰি এই পোক সমূহৰ আক্ৰমণৰ ফলত গছ বোৰ দুৰ্বল হোৱাৰ বাবে কেতবোৰ ৰোগৰ দ্বাৰা সহজে আক্ৰমন্ত হয়। আনহাতে চাইলা

(খ) নেমু টেঙ্গাৰ বিভিন্ন ৰোগ সমূহ :

পোকে গ্ৰীনিং নামৰ এবিধ ৰোগৰ বাহক হিচাবে কাম কৰে। এই পোক সমূহ নিয়ন্ত্ৰণ বাবে আগত আলোচনা কৰি অহা ব্যৱস্থা সমূহ প্ৰহণ কৰিলেই ভাল ফল পোৱা যায়।

১। গামোছিত বা গুৰি পচা ৰোগ (Gummosis or foot rot)

Phytophthora জাতীয় এবিধ ভেকুৰে এই ৰোগ কৰে। বাৰিষা কালত এই ৰোগ আৰম্ভ হয়। নেমু গছৰ গুৰি অংশ অৰ্থাৎ মাটিৰ সৈতে লাগি থকা অংশত মুগা বৰণৰ দাগ পৰে আৰু বাকলি অংশ গেলি যোৱাৰ দৰে হয়। ক্ৰমে ওপৰ ভাগলৈ, প্ৰায় ১ ফুট উচ্চতা পৰ্যন্ত আক্ৰান্ত হয়। আক্ৰান্ত অংশৰ বাকলি দীঘলীয়াকৈ ফাটি গা-গছৰ পৰা এৰাই যায় আৰু গা-গছৰ পৰা ডাঠ আঠা জাতীয় পদাৰ্থ অৰ্থাৎ গাম (Gum) ওলাবলৈ ধৰে আৰু ক্ৰমান্বয়ে গছ জোপা শুকাই মৰি আহে।

বাৰিষা গুৰিত পানী জমা হ'লে, একেৰাহে বৰষুণ দিলে, তাপমান বাঢ়িলে এই ৰোগৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়। গছৰ শিপা বা গুৰি অংশত ঘা লাগিলে এই ৰোগ সহজে হয়। এই ভেকুৰৰ দ্বাৰা শিপাবোৰ ও আক্ৰান্ত হোৱা শিপাবোৰ বাকলিবোৰ পিছলৈ এৰাই আহে।

নিৰাময় ব্যৱস্থা :

- ১। বাৰিষা অতিৰিক্ত পানী যাতে তৎক্ষণাত ওলাই যাব পাৰে তাৰ বাবে নলাৰ ব্যৱস্থা কৰিব লাগে।
- ২। লক্ষণ দেখা পালে তৎক্ষণাত গুৰিটো চাফা কৰি বৰডো মিশ্ৰণৰ পেষ্ট বনাই প্ৰায় ২ ফুট ওপৰলৈ ভালদৰে প্ৰলেপ দিব লাগে।
- ৩। কপাৰ যুক্ত ভেকুৰ নাশক গুৰি অংশত প্ৰয়োগ কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

২। কেংকাৰ (Canker)

টেঙ্গা শস্যৰ কেংকাৰ বা খছ বেমাৰ *Xanthomonas Campestris* নামৰ বেক্টেৰীয়াৰ আক্ৰমণৰ ফলত হয়। এই ৰোগৰ আক্ৰমণৰ ফলত প্ৰথমে পাতৰ তলপিঠিত সৰু সৰু ঘূৰণীয়া পানী জুলাৰ দৰে হয় আৰু ক্ৰমে ডাঙৰ হয়। উঠি অহা খহটা মুগা বৰণৰ টেমুনাৰ দৰে খছ আকৃতিৰ হয়। পিছলৈ এনে দাগবোৰ গছৰ ডাল আৰু কুমলীয়া ফলটো হোৱা দেখা যায়। পাতত হোৱা দাগবোৰ চাৰিওফালে হালধীয়া বৰণ হয়। বেছিকে আক্ৰান্ত হ'লে আক্ৰান্ত পাতৰোৰ সৰি পৰে।




নিৰাময় ব্যৱস্থা :

- ১। কেংকাৰ বা খছ বেমাৰৰ ক্ষেত্ৰত আগতীয়া ব্যৱস্থা সমূহ প্ৰহণ কৰাটো অতি দৰকাৰ।
পাতত শিৰ পৰা পোক নিয়ন্ত্ৰণ বতাহ-ধূমহাত যাতে ডাল-পাতৰ কমকৈ ঘা লাগে,
আক্ৰান্ত পুলি ৰৱলৈ ব্যৱহাৰ নকৰা, আদি ব্যৱস্থা সমূহ প্ৰহণ কৰিলে এই ৰোগ হোৱাত
বাধা দিব পৰা যায়।

- ২। আক্রান্ত হোৱা ডাল-পাত আৰু ফলবোৰ সংগ্ৰহ কৰি আতৰত জুলাই পেলাব লাগে।
- ৩। এই ৰোগ হোৱা বাৰীত বাৰিয়াৰ আগে আগে ষ্ট্ৰেপট্ৰো চাইল্লিন ১ থাম আৰু ব্ৰাইটক্স (Blitox) ৩০ থাম প্ৰতি ১০ লিটাৰ পানী মিহলাই স্প্ৰে কৰিব লাগে আৰু পিছলৈ ১ মাহৰ মূৰে মূৰে ২-৩ বাৰ স্প্ৰে কৰিব লাগে।

৩। গ্ৰিনিং ৰোগ (Greening)

টেঙ্গো শস্যৰ চাইলা (Psylla) নামৰ উৰহ জাতীয় পোকে কঢ়িয়াই অনা এবিধি বেক্টেৰীয়াই (Phytoplasma) এই ৰোগ কৰে। আক্রান্ত গছৰ কুমলীয়া পাতবোৰ শিবাৰোৰ সেউজীয়া হৈ থাকি বাকী অংশ হালধীয়া হয়। পাতৰ আকাৰ সৰু আৰু থিয় হয়। মাটিত খাদ্যমৌল অভাৱত নাইবা গুৰিত



পানী জমা হ'লৈও পাতবোৰ কেতিয়াবা হালধীয়া পৰে যদিও শিৰবোৰ গ্ৰিনিং ৰোগৰ দৰে সেউজীয়া হৈ নেথাকে। লাহে লাহে পাতবোৰ সৰিবলৈ ধৰে। ফলবোৰৰ আকাৰ সৰু হয় বা ফল নথৰে।

নিৰাময় ব্যৱস্থা :

- ১। এই ৰোগত আক্রান্ত গছবোৰ আঁতৰাই পেলাব লাগে। আক্রান্ত গছৰ পৰা উৎপন্ন কৰা পুলি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।
- ২। চাইলা পোক নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰ-ত্ৰচ বা কুইনালফছ যুক্ত কীটনাশক। মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

ওপৰত আলোচনা কৰা অনিষ্টকাৰী পোক আৰু ৰোগ সমূহে কম-বেছি পৰিমানে নেমু টেঙ্গো শস্যত আক্ৰমন কৰি অনিষ্ট কৰে। প্ৰতিটো সমস্যাৰ বিপৰীতে নিয়ন্ত্ৰণ বা নিৰাময় ব্যৱস্থা সমূহ আগবঢ়োৱা হৈছে। এখন উৎপাদনক্ষম, সুষ্ঠ নেমুবাৰীৰ বাবে কৃষকসকলে তলৰ কৰণীয় কাম সমূহ পালন কৰাটো অতি আৱশ্যক।

- ১। নেমু বাৰীখন সদায়, ছাফ-চিকুনকৈ ৰাখিব লাগে। বন-বাতেৰে আৱৰি থকা নেমু বাৰীত পোক আৰু বেমাৰৰ উপন্দ্ৰ বেছি হয়।
- ২। নেমু টেঙ্গোৰ বাবে ওখ বালিঁচীয়া আৰু সাৰুৱা মাটিৰ আৱশ্যক। বাৰিয়া অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা আৰু খৰাং বতৰত বা খৰালি পানী দিয়াৰ ব্যৱস্থা প্ৰহণ কৰিব লাগে।
- ৩। নিৰোগী গছৰ পৰা তৈয়াৰ কৰা পুলি নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত (নেমুটেঙ্গোৰ ক্ষেত্ৰত ১০ ফুট আৰু গোল নেমুৰ ক্ষেত্ৰত ১৫ ফুট) ৰোপন কৰিব লাগে।
- ৪। সময়মতে অনুমোদিত হাৰত জৈৱিক সাৰ, বাসায়নিক সাৰ আৰু অনুসাৰ প্ৰয়োগ কৰিব লাগে।
- ৫। বেমাৰ বা পোক পৰুৱাৰ আক্ৰমণ দেখা পালে তাৎক্ষনিকভাৱে ব্যৱস্থা প্ৰহণ কৰিব লাগে। আক্রান্ত গছ বা গছৰ অংশবোৰ আঁতৰাই নষ্ট কৰিব লাগে।

- ৬। নেমু গচ্ছ অনিষ্টকাৰী পোকসমূহ নিয়ন্ত্ৰণৰ বাবে আমৰলি পৰৱৰ্তা ব্যৱহাৰ কৰিব লাগে (জৈৱিক নিয়ন্ত্ৰণ)। ইয়াৰ বাবে আমৰলি পৰৱৰ্তাৰ বাঁহ বাবী খনত ৰাখিব লাগে। নেমু গচ্ছলে এই পৰৱৰ্তক আকৰ্ষণ কৰিবৰ বাবে মাছ ধোৱা পানী, মাছৰ পেতু, মাছ, ভেকুলি আদি মৰা বস্তু ব্যৱহাৰ কৰিলে পৰৱৰ্তা সহজে নেমু গচ্ছলে আহে আৰু পোক নিয়ন্ত্ৰণৰ ই এক উভয় ঘৰৱা উপায়।
- ৭। প্ৰয়োজন সাপেক্ষে ৰাসায়নিক কীটনাশক সঠিক মাপ আৰু পদ্ধতিত ব্যৱহাৰ কৰিব লাগে।
- ৮। নেমু গচ্ছ গুৰি অংশত (কমেও ২ ফুট উচ্চতা পৰ্যন্ত) চুনঃ যিকোনো কীটনাশক (মন'ক্রট'ফছ, কুইনাল বা ক্ল'বপাই'ৰিফছ পানী (১০১:২৫) মিশ্ৰনৰ প্ৰলেপ ৰাখিবাৰ আগে আগে দিয়াটো অতি প্ৰয়োজন।
- ৯। বিভিন্ন ৰোগ নিৰাময়ৰ আগতীয়া ব্যৱস্থা হিচাবে ১ শতাংশ শক্তিৰ বৰচো মিশ্ৰণ ৰাখিবাৰ আগত এবাৰ আৰু ৰাখিবাৰ পিছত এবাৰ নেমু গচ্ছ বিশেষকৈ গুৰি অংশত ছটিয়াৰ লাগে।
- ১০। নেমু গচ্ছ গুৰি বিঞ্চা বা ডাল বিঞ্চা পোকে আক্ৰমণ কৰিলে নষ্ট কৰা অংশ চাফা কৰি এডোখৰ কপাহ বা কাপোৰ কেৰাচিন বা পেট্ৰেল বা যি কোনো কীটনাশকত তিয়াই ফুটাৰোৰত সুমুৱাই ফুটা বিলাক ৰোকা মাটিৰে বস্থ কৰি দিব লাগে
- কৃষকৰ জ্ঞাতাৰ্থে নেমু টেঙ্গা গচ্ছ প্ৰয়োগ কৰিবলগীয়া সাৰ সমূহ গচ্ছ বয়স
অনুপাতে দিয়া হ'ল —

| গচ্ছৰ বয়স | পচন সাৰ | ইউৰীয়া | এচ.এচ.পি | এম.আ.পি |
|-------------------|--------------|------------|------------|------------|
| ১ ম বছৰ | ৫ কিলোগ্ৰাম | ৩৩০ গ্ৰাম | ৬২৫ গ্ৰাম | ২৫০ গ্ৰাম |
| ২ য বছৰ | ১০ কিলোগ্ৰাম | ৬৬০ গ্ৰাম | ১২৫০ গ্ৰাম | ৫০০ গ্ৰাম |
| ৩ য বছৰ | ১৫ কিলোগ্ৰাম | ৯৯০ গ্ৰাম | ১৮৭৫ গ্ৰাম | ৭৫০ গ্ৰাম |
| ৪ র্থ বছৰ বা ওপৰৰ | ২০ কিলোগ্ৰাম | ১৩২০ গ্ৰাম | ২৫০০ গ্ৰাম | ১০০০ গ্ৰাম |

সাৰখনি সমানে দুভাগ কৰি এভাগ ফাণুন-চ'ত মাহত আৰু আনভাগ আহিন-কাতি
মাহত গচ্ছজোপাই অৱৰি ৰখা মাটিখনিত পাতলীয়াকৈ কোৰ মাৰি সমভাৱে প্ৰয়োগ কৰি
পুনৰ কোৰেৰে মিহলাই দিব লাগে॥।

সম্পাদনা সমিতি —

সম্পাদক : ড° ৰিজুস্মিতা শৰ্মা ডেকা

সহঃ সম্পাদক : ডাঃ অসীম কুমাৰ শহীকীয়া

সদস্য : শ্ৰীমতী যাতেৰ দাস, শ্ৰী স্বপন কুমাৰ শৰ্মা